



# THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

---

নং 109 দিশপুৰ, শুক্ৰবাৰ, 31 মাৰ্চ, 2017, 10 চ'ত, 1939 (শক)  
No. 109 Dispur, Friday, 31st March, 2017, 10th Chaitra, 1939 (S.E.)

---

GOVERNMENT OF ASSAM  
ORDERS BY THE GOVERNOR  
ELECTION DEPARTMENT ::::: DISPUR

## NOTIFICATION

The 24th March, 2017

**No. ELE.427/2016/147.-** The list of contesting candidates in Form-7A for Bye-Election, 2017 from the 113-Dhemaji(ST) Assembly Constituency as submitted by the Returning Officer of 113-Dhemaji (ST) Assembly Constituency is published for general information.

**NOTIFICATION**

No.DE.09/BE/Assembly/Dmj/2017/1 Dtd.24/03/2017.- In pursuance of sub-rule (2) of rule 11 of the conduct of Election Rules,1961, the following is published for general information :

**Form-7-A**  
**List of Contesting Candidates**  
**[See rule10 (1)]**

Bye Election to the Assam Legislative Assembly from the 113 Dhemaji(ST) LAC.

Sl No.	Name of the candidate	Address of candidate	Party Affiliation	Symbol Allotted
<b>CANDIDATES OF RECOGNIZED NATIONAL AND STATE POLITICAL PARTY</b>				
1.	Babul Sonowal	Jyoti Nagar, Ward No.6 P.O- Aradhah Dist-Dhemaji Pin-787057	Indian National Congress (INC)	Hand
2.	Jadu Hazarika	Bhehpora Habi, P.O-Dhemaji Dist-Dhemaji Pin-787057	Communist Party of India (Marxist), CPI(M)	Hammer Sickle and Star
3.	Ranoj Pegu	Chouldhua Bali,P.O- Gogamukh Dist- Dhemaji, Pin-787034	Bharatiya Janata Party, (BJP)	Lotus
<b>CANDIDATES OF REGISTERED POLITICAL PARTIES (OTHER THAN RECOGNIZED NATIONAL AND STATE POLITICAL PARTIES)</b>				
4.	Hem Kanta Miri	No.1 Bongalmora Miri, P.O- Islam Gaon. Dist- Lakhimpur,Pin-787058	Socialist Unity Centre of India (Communist) ,SUCI (C )	Battery Torch
<b>OTHER CANDIDATES</b>				
5.	Rajkumar Doley	Purona Parghat, P.O- Gogamukh, Dist- Dhemaji, Pin-787034	Independent	Cup and Saucer

Place : Dhemaji  
Date : 24<sup>th</sup> March, 2017

**Returning Officer**  
113-Dhemaji (ST) LAC.

## অধিসূচনা

ডিই.০৯/বিই/বিধানসভা/খেমাজি/২০১৭/১ তাং-২৪-০৩-২০১৭.- ১১ নং বিধিৰ অধীনত ২ নং উপবিধিৰ ১৯৬১ নিৰ্বাচনী বিধিৰ নিৰ্দেশানুসাৰে সাধাৰণ  
জাননী অৰ্থে প্রকাশিত।

প্র-পত্র- ৭ -ক

(নিয়ম ১০ (১) চাওক)

প্রতিদ্বন্দ্বিতাকারী প্রার্থীৰ তালিকা

১১৩ নং (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন ২০১৭

ক্রমিক নং	প্রার্থীৰ নাম	প্রার্থীৰ ঠিকনা	দলীয় স্বীকৃতি	আবণ্টিত প্রতীক
(ক) স্বীকৃতিপ্রাপ্ত বাষ্টীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ প্রার্থী :-				
১	বাবুল সোনোৱাল	জ্যোতিনগৰ, ৱাৰ্ড নং ৩, ডাক-এৰাচল জিলা- খেমাজি, পিন-৭৮৭০৫৭	ইণ্ডিয়ান নেচনেল কংগ্ৰেছ	হেণ্ড
২.	যদু হাজৰিকা	ভেহপৰা হাবি, ডাক-খেমাজি জিলা- খেমাজি, পিন-৭৮৭০৫৭	কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া (মাক্সবাদী)	হেমাৰ চিকল এণ্ড ষ্টাৰ
৩.	ৰণোজ পেণ্ড	চাউলখোৱা বালি, ডাক-গোগামুখ জিলা- খেমাজি, পিন-৭৮৭০৫৭	ভাৰতীয় জনতা পাৰ্টি	লটাচ
(খ) পঞ্জীভুক্ত ৰাজনৈতিক দলৰ প্রার্থী (স্বীকৃতিপ্রাপ্ত বাষ্টীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ বাদে)				
৪	হেম কান্ত মিৰি	১ নং বঙালমৰা মিৰি, ডাক- ইছলাম গাওঁ জিলা-লক্ষীমপুৰ, পিন-৭৮৭০৫৮	চৰিয়োলিষ্ট ইউনিটি চেটাৰ অব ইণ্ডিয়া (কমিউনিষ্ট)	বেটেৰী টৰ্চ
অন্যান্য				
৫.	ৰাজকুমাৰ দলে	পূৰণা পাৰঘাট, ডাক - গোগামুখ জিলা- খেমাজি, পিন-৭৮৭০৩৪	নিৰ্দলীয়	কাপ আৰু প্লেট

স্থান : খেমাজি  
তাৰিখ : ২৪ মাৰ্চ, ২০১৭ ইং

নিৰ্বাচনী প্রাধিকৰ্তা,  
১১৩-খেমাজি (অঃ সঃ)।

DIGANTA DAS,  
Joint Chief Electoral Officer, Assam,  
Dispur, Guwahati.